

Total number of printed pages-19

3 (Sem-6/CBCS) MAT RE 1/2

2023

MATHEMATICS

(Regular Elective)

Answer the Questions from any one Option.

OPTION-A

(*Numerical Analysis*)

Paper : MAT-RE-6016

Full Marks : 80

Time : Three hours

OPTION-B

(*Programming in C*)

Paper : MAT-RE-6026

Full Marks : 60

Time : Three hours

The figures in the margin indicate full marks for the questions.

Answer either in English or in Assamese.

Contd.

OPTION-A
(Numerical Analysis)

Paper : MAT-RE-6016

1. Answer the following questions : $1 \times 10 = 10$

তলত দিয়া প্রশ্নৰ উত্তৰ দিয়া :

(a) Under what condition is row pivoting used to enhance the basic Gauss elimination method ?

কি পরিস্থিতিত row pivoting ব্যবহাব কৰি প্রাথমিক Gauss elimination বিধি বৃদ্ধি কৰা হয় ?

(b) Name an interpolation polynomial that should be used to interpolate a function whose input data are equally spaced.

এটা অন্তর্বেক্ষণ বহুপদৰ নাম লিখা যি এটা ফলনক অন্তর্বেক্ষণ কৰে, য'ত বাশিস্তুকবোৰৰ বাশি অন্তৰাল সমান হয়।

(c) Prove (প্রমাণ কৰা)

$$\nabla \equiv I - E^{-1}$$

(d) If $f(x)$ is a polynomial of n degrees
then $\Delta^{n+1} f(x)$ is

(Choose the correct answer)

যদি $f(x)$ এটা n degree বহুপদ হয়, তেতিয়া

$\Delta^{n+1} f(x)$ হব (শুন্দি উন্নৰ বাচি উলিওৱা)

(i) 1

(ii) ∞

(iii) 0

(iv) $\frac{1}{2}$

- (e) What is meant by piecewise polynomial interpolation ?

Piecewise polynomial interpolation মানে
কি?

- (f) Write down the value of $\int_a^b f(x) dx$ by
trapezoidal rule when $[a, b]$ is divided
into two subintervals.

Trapezoidal rule ব সহায়ত $\int_a^b f(x) dx$ ব মান

উলিওৱা যেতিয়া $[a, b]$ 2 ভাগত বিভক্ত কৰা হয়।

- (g) What is Richardson extrapolation ?

Richardson extrapolation মানে কি?

(h) Prove (প্রমাণ করা)

$$\Delta E \equiv E \Delta$$

(i) What is meant by iterative method for solving a system of linear equations ? Name one such method.

বৈধিক সমীকরণের গোটি সমাধান করা পুনরাবৃত্তি বিধি কাক বোলে ? ইয়াৰ এটা উদাহৰণ দিয়া।

(j) Name one numerical method used to solve ordinary differential equation.

Ordinary differential equation সমাধান কৰা এটা সংখ্যাত্মক পদ্ধতিৰ নাম লিখা।

2. Answer the following : 2×5=10
তলৰ প্ৰশ্নৰ উত্তৰ দিয়া :

(a) What is error in numerical analysis ?
Name *one* source of error. Define relative error.

Numerical analysis ত ত্ৰুটি কি ? ত্ৰুটিৰ যিকোনো এটা উৎস লিখা। Relative error ৰ সংজ্ঞা লিখা।

(b) Construct the divided difference table for the following data :

তলত দিয়া তালিকাৰ পৰা divided difference টেবুল গঠন কৰা :

x	1	2	4	7	12
y	22	30	82	106	216

- (c) Solve the equations using Gauss elimination method :

Gauss elimination পদ্ধতি ব্যবহার করি সমাধান করা :

$$x + y + z = 6$$

$$3x + 3y + 4z = 20$$

$$2x + y + 3z = 13$$

- (d) Use Romberg integration to evaluate :

Romberg অনুকলন ব্যবহার করি মান উলিওরা :

$$\int_1^2 \frac{dx}{x}$$

- (e) What is numerical method ? Give an example of its application.

সংখ্যাত্মক পদ্ধতি কাক কোরা হয় ? ইয়াক ব্যবহার ক'রে ? এটা উদাহরণ দিয়া।

3. Answer **any four** questions : $5 \times 4 = 20$

যিকোনো চারিটা প্রশ্নের উত্তর দিয়া :

- (a) Find the inverse of the co-efficient matrix of the system by Gauss-Jordan method with partial pivoting and hence solve the system.

Partial pivoting ৰ সহায়ত Gauss-Jordan
পদ্ধতি ব্যবহাৰ কৰি বৈধিক সমীকৰণৰ গোটাৰ
co-efficient matrix ৰ প্রতিলোম উলিওৱা আৰু গোটাৰ
সমাধান কৰা।

$$\begin{bmatrix} 1 & 1 & 1 \\ 4 & 3 & -1 \\ 3 & 5 & 3 \end{bmatrix} \begin{bmatrix} x \\ y \\ z \end{bmatrix} = \begin{bmatrix} 1 \\ 6 \\ 4 \end{bmatrix}$$

- (b) Find the Lagrange quadratic polynomial
passing through the following *three* points :

তলত দিযা তিনিটা বিন্দুসমূহৰ মাজেৰে ঘোৱা
Lagrange quadratic polynomial উলিওৱা :

$$(x_1, y_1) = (-2, 4)$$

$$(x_2, y_2) = (0, 2)$$

$$(x_3, y_3) = (2, 8)$$

- (c) Obtain piecewise linear interpolating
polynomial for the data given below :

তলৰ তালিকাৰ কাৰণে piecewise linear
interpolating polynomial উলিওৱা :

x	1	2	4	8
y	3	7	21	73

- (d) Given the following values of $f(x) = \ln x$, find the approximate value of $f'(2.0)$ and $f''(2.0)$ using methods based on linear and quadratic interpolation. Compare with exact solution.

$f(x) = \ln x$ ৰ কাৰণে তলৰ তালিকা দিয়া আছে। Linear আৰু quadratic interpolation ব্যৱহাৰ কৰি $f'(2.0)$ আৰু $f''(2.0)$ উলিওৱা exact solution ৰ লগত তুলনা কৰা।

i	0	1	2
x_i	2.0	2.2	2.6
$f(x_i)$	0.69315	0.78846	0.9551

- (e) Derive basic Simpson's $\frac{1}{3}$ rule for

$$\int_a^b f(x) dx.$$

Simpson ৰ basic $\frac{1}{3}$ নিয়ম $\int_a^b f(x) dx$ ৰ কাৰণে

উলিওৱা।

- (f) What is midpoint method? Write down the procedure for midpoint method.

Midpoint method কি হয়? Midpoint method পদ্ধতিৰ সম্পর্কে লিখা।

4. Answer **any four** questions : $10 \times 4 = 40$

যিকোনো চারিটি প্রশ্নের উত্তর দিয়া :

- (a) Define forward difference operator. When should we use Newton-Gregory forward difference interpolation formula? Mention one advantage and one disadvantage of this formula. For the data given below where the diameter d and corresponding area A of a circle is given, find the area of a circle with diameter 82 cm : $5+5=10$

△ সংক্ষারক সংজ্ঞা লিখা। আমি কেতিয়া Newton-Gregory অগ্রগামী অন্তর্বেক্ষণ সূত্র ব্যবহার করিব লাগে? ইয়াৰ এটা সুবিধা আৰু এটা অসুবিধা লিখা। তলতৰ তালিকাৰ পৰা য'ত বৃত্তৰ ব্যাস d আৰু ক্ষেত্ৰ A দিয়া আছে, 82 cm ব্যাস থকা এটা বৃত্তৰ ক্ষেত্ৰ উলিওৱা :

d	80	85	90	95	100
A	5026	5674	6362	7088	7854

- (b) Derive Lagrange's interpolation formula. Find the interpolating polynomial from the data given below in Lagrangian form :

Lagrange's interpolation সূত্রটো প্রাপ্ত কৰা।
 ইয়াক ব্যৱহাৰ কৰি তলত দিয়া তালিকাৰ অন্তৰেশ্বন বহুপদ
 উলিওৱা :

x	1	2	3	4
$f(x)$	2	4	8	16

(c) (i) Prove (প্ৰমাণ কৰা)

$$e^x = \left(\frac{\Delta^2}{E} \right) e^x \cdot \frac{E e^x}{\Delta^2 e^x}$$

the interval of differencing being h .

(ii) Name the difference formulas for finding approximate derivatives based on using a straight line to interpolate the given data. Use them to estimate $y'(1)$ from the data given below :

তলত দিয়া data বোৰৰ অৱকলজ এডাল সৰলৰেখাৰ ওপৰত ভিত্তি কৰি অন্তৰ উলিওৱা বিভিন্ন বিভাজিত সূত্ৰৰ লিখা আৰু সিঁতকক
 ব্যৱহাৰ কৰি $y'(1)$ উলিওৱা :

x	-1	0	1	2	3
y	$\frac{1}{2}$	1	2	4	8

(d) Find the integral

$$\int_1^2 \frac{dx}{1+x}$$

using Trapezoidal rule, Simpson's $\frac{1}{3}$ rule and Romberg integration.

ট্রেপিয়েডাল সূত্র, চিম্পচন $\frac{1}{3}$ ব সূত্র আৰু রমবার্গ

অনুকলন ব্যৱহাৰ কৰি $\int_1^2 \frac{dx}{1+x}$ নিৰ্ণয় কৰা।

(e) Find the solution of the system of equations correct to 3 decimal places using Gauss-Seidel iteration method :

গাউচ-চেয়দেল পদ্ধতি ব্যৱহাৰ কৰি তলৰ বৈধিক
সমীকৰণ গোটৰ সমাধান 3 দশমিক স্থানলৈ শুন্দকৈ
উলিওৱা :

$$x + 20y + z = -18$$

$$25x + y - 5z = 19$$

$$3x + 4y + 8z = 7$$

(f) Solve the system of equations given below correct to 3 decimal places using Jacobi iteration method :

জেকবি পুনরাবৃত্তি ব্যবহার করি বৈধিক সমীকরণ গোটৰ
সমাধান ও দশমিক স্থানলৈ শুন্দৰীকৈ উলিওৱা :

$$10x + 4y - 2z = 20$$

$$3x + 12y - z = 28$$

$$x + 4y + 7z = 2$$

- (g) What are the two types of methods for finding numerical solutions to ODE ? Name one method from each type. Solve using Euler's method : $2+2+6=10$

ODE সমাধান কৰা দুইবিধি সংখ্যাত্মক পদ্ধতি কি ?
দুয়োৱে এটাকৈ উদাহৰণ দিয়া। Euler's method
ব্যবহাৰ কৰি সমাধান কৰা :

$$y' = 4e^{0.8t} - 0.5y$$

$$y(0) = 2, \text{ for } 0 \leq t \leq 4$$

$$h = 1$$

- (h) What is Heun's method ? Explain its procedure. Use it to solve :

Heun ব পদ্ধতি কি ? ইয়াক ব্যাখ্যা কৰা। Heun ব
পদ্ধতি ব্যবহাৰ কৰি সমীকৰণ সমাধান কৰা :

$$\frac{dy}{dx} = 3e^{-x} - 0.4y, \quad y(0) = 5$$

$$h = 1.5, \quad 0 \leq x \leq 3$$

Find (উলিওৱা), $y(3)$.

OPTION-B

(Programming in C)

Paper : MAT-RE-6026

1. Answer the following questions : $1 \times 7 = 7$

তলত দিয়া প্রশ্নবোরৰ উত্তৰ দিয়া :

(a) Is ‘&&’ an arithmetic operator ?

‘&&’ এটা গাণিতিক অপারেটৰ নেকি ?

(b) Write the C header file, which is useful to execute the ‘printf()’ function.

‘printf()’ ফাংচন কার্যাব্হিত কৰিবলৈ উপযোগী C হেডার ফাইলটো লিখা।

(c) Do X and x represent the same variable in C language ?

X আৰু x এ C ভাষাত একেটা চলকক প্রতিনিধিত্ব কৰেনে ?

(d) Write the output of x from the following C expression :

নিম্নলিখিত C অভিব্যক্তিৰ পৰা x-ৰ আউটপুট লিখা :

int x;

x = 2 + 3.5;

- (e) Are ' $0 = x$ ' and ' $x = 0$ ' equivalent in C language ?

C ভাষাত '0 = x' আৰু 'x = 0' সমতুল্য নেকি?

- (f) Convert the following into a C expression :

নিম্নলিখিতক এটা C অভিব্যক্তিলৈ কপাত্তৰ কৰা :

$$z = e^x + \log y + \frac{a^b - c^d}{a + b}$$

- (g) Write one relational operator used in the C language.

C ভাষাত ব্যৱহৃত এটা সম্পৰ্কীয় অপাৰেটৰ লিখা।

2. Answer the following questions : $2 \times 4 = 8$

তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা :

- (a) Write two differences between local and global variables used in the C language.

C ভাষাত ব্যৱহৃত লোকেল আৰু গ্ৰেেবেল ভেৰিয়েবলৰ মাজত দুটা পাৰ্থক্য লিখা।

- (b) What are ‘increment’ and ‘decrement’ operators ? Explain with examples.

‘increment’ আৰু ‘decrement’ অপাৰেটোৰ কি ?
উদাহৰণ দি বুজাই দিয়া।

- (c) Write *four* words that cannot be used as variable names.

চলকৰ নাম হিচাপে ব্যৱহাৰ কৰিব নোৱাৰা চাৰিটা শব্দ
লিখা।

- (d) Explain briefly the hierarchy of operations in the C language.

C ভাষাত operations-ৰ স্তৰ চমুকে ব্যাখ্যা কৰা।

3. Answer the following questions : (*any three*)

5×3=15

তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা : (যিকোনো তিনিটা)

- (a) Write a C program to calculate the value of z , where $z = 3x^2 + 2y^3 - 25$, as x varies from -1.5 to 1.5 in increments of 0.5, and y varies from 0 to 3 in steps of 1.

২-ৰ মান উলিয়াবলৈ এটা C প্ৰগ্ৰাম লিখা, য'ত
 $z = 3x^2 + 2y^3 - 25$, য'ত x ০.৫ স্বত ১.৫
 পৰা ১.৫ লৈ যায় আৰু y ১ স্বত ০-ৰ পৰা ৩ লৈ
 যায়।

- (b) Write a C program to generate and print
 the numbers between 100 and 200 that
 are divisible by 3, but not by 4.

100 আৰু 200 ৰ মাজৰ সংখ্যা সৃষ্টি আৰু প্রিন্ট
 কৰিবলৈ এটা C প্ৰগ্ৰাম লিখা যিবোৰক ৩ ৰে ভাগ
 কৰিব পাৰি, কিন্তু ৪ ৰে নহয়।

- (c) Write a C program using the recursive
 function to display the first n terms of
 the Fibonacci series.

Fibonacci শৃংখলাৰ প্ৰথম n টা পদ প্ৰদৰ্শন কৰিবলৈ
 পুনৰাবৃত্তিমূলক ফাংচন ব্যৱহাৰ কৰি এটা C প্ৰগ্ৰাম লিখা।

- (d) Write a C program to compute the value
 of π from the following series :

নিম্নলিখিত শৃঙ্খলার পরা π -র মান গণনা করিবলৈ
এটা C প্রগ্রেম লিখা :

$$\frac{\pi}{4} = 1 - \frac{1}{3} + \frac{1}{5} - \frac{1}{7} + \dots$$

- (e) Given a matrix of order 5×5 . Write a C program to find row sum and column sum of the values.

5×5 ক্রমের এটা মৌলকক্ষের মানসমূহের শারীর যোগফল
আৰু স্তুতি যোগফল বিচাৰিবলৈ এটা C প্রগ্রেম লিখা।

4. Answer the following questions : (*any three*)

$10 \times 3 = 30$

তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা : (যিকোনো তিনিটা)

- (a) Discuss formatted input and output functions in C with examples.

উদাহৰণৰ সৈতে C ত ফর্মেট কৰা ইনপুট আৰু আউটপুট
ফাংচনসমূহৰ বিষয়ে আলোচনা কৰা।

- (b) Write a C program that

এটা C প্রগ্রেম লিখা যিয়ে

- (i) uses one dimensional array to store 18 numbers, then

একমাত্ৰিক অনুবিন্যাস ব্যৱহাৰ কৰি 18 টা সংখ্যা
সংৰক্ষণ কৰে, তেন্তে

- (ii) finds the mean of these numbers, then

এই সংখ্যাবোরৰ গড় বিচাৰি পায়, তেন্তে

- (iii) forms a 3×3 matrix, say A , taking the first nine numbers and another 3×3 matrix, say B taking the rest of the nine numbers, and finally

প্ৰথম নটা সংখ্যা লৈ এটা 3×3 ক্ৰমৰ মৌলকক্ষ, A গঠন কৰে আৰু বাকী নটা সংখ্যা লৈ আন এটা 3×3 ক্ৰমৰ মৌলকক্ষ B গঠন কৰে, আৰু শেষত

- (iv) gives the mean of 18 numbers, and $A + B$ as output:

18 টা সংখ্যাৰ গড়, আৰু $A + B$ মৌলকক্ষটো আউটপুট হিচাপে দিয়ে।

- (c) Write a C program to give the absolute value of a number without using the header file 'math.h'.

হেডোৰ ফাইল ‘math.h’ ব্যৱহাৰ নকৰাকৈ এটা সংখ্যাৰ
পৰম মান দিবলৈ এটা C প্ৰগ্ৰাম লিখা।

$$\begin{aligned}y(x, n) &= 1 + x \quad \text{when (যেতিয়া) } n = 1 \\&= 1 + \frac{x}{n} \quad \text{when (যেতিয়া) } n = 2 \\&= 1 + x^n \quad \text{when (যেতিয়া) } n = 3 \\&= 1 + n \cdot x \quad \text{when (যেতিয়া) } n > 3 \text{ or (বা) } n < 1\end{aligned}$$

Write a C program to find the value of
 y using

তলৰ সমীকৰণ ব্যৱহাৰ কৰি y -ৰ মান বিচাৰিবলৈ এটা
C প্ৰগ্ৰাম লিখা।

- (d) Write a C program without using an array that gives a number that is neither the highest nor the lowest of three distinct numbers.

অনুবিন্যাস ব্যৱহাৰ নকৰাকৈ তিনিটা সুকীয়া সংখ্যাৰ
ভিতৰত সৰ্বোচ্চ বা সৰ্বনিম্ন নহোৱা সংখ্যাটো দিয়া এটা
C প্ৰগ্ৰাম লিখা।

- (e) Write briefly about ‘go to’ and ‘break’ statements. Write a C program to find the sum of all odd integers between 1 and n .

‘go to’ আৰু ‘break’ বিবৃতিৰ বিষয়ে চমুকৈ লিখা।

1 আৰু n ৰ মাজৰ সকলো অযুগ্ম সংখ্যাৰ যোগফল
বিচাৰিবলৈ এটা C প্ৰগ্ৰাম লিখা।

- (f) Write a C programme to find the first n primes, that uses a user-defined function to check if a number is prime or not.

প্রথম n টো মৌলিক সংখ্যা বিচারিবলৈ এটা C প্রগ্রেম
লিখা, যিয়ে এটা সংখ্যা মৌলিক হয় নে নহয় পরীক্ষা
করিবলৈ এটা ব্যৱহাৰকাৰী নিৰ্ধাৰিত ফাংচন ব্যৱহাৰ কৰে।
